

## প্রধানমন্ত্রী ফচল বীমা যোজনা

### দাবী প্রক্রিয়া

এই যোজনা সংশ্লিষ্ট ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলৰ ফচল বীমাৰ ওপৰত ৰাজ্যিক স্তৰীয় সমন্বয় সমিতিত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি নিৰ্বাচিত নিৰ্দিষ্ট পৰিসীমাত “ক্ষেত্র দৃষ্টিকোণ” নীতিৰ ওপৰত পৰিচালিত হয়, যাক বীমা গোট(আইইউ), আধাৰ ফচল আৰু নিৰ্দিষ্ট পৰিসীমা ক্ষেত্র বুলি কোৱা হয়। এই গোটসমূহক গাঁও/গাঁও পঞ্চায়ত অথবা প্রধান শস্যৰ সমপর্যায়ৰ অন্য যিকোনো গোটৰ বাবে প্রযোজ্য বীমা গোট হিচাপে অধিসূচিত কৰা হয়। অন্য সকলো ফচলৰ বাবে ইয়াক গাঁও/গাঁও পঞ্চায়ত স্তৰৰ ওপৰৰ আকাৰৰ গোট হ'ব পাৰে।

#### নিম্নলিখিত চৰ্তসাপেক্ষে মুখ্য দাবীৰ পৰিশোধ ক্ষেত্র দৃষ্টিকোণৰ আধাৰত কৰা হ'ব:

ল ৰাজ্যে অধিসূচিত বীমা গোট ক্ষেত্র স্তৰত আৱশ্যকীয় গ্ৰুপ কাটিং এক্সপেৰিমেণ্ট(চিচিই) সম্পাদন কৰিব লাগে

ল সংশ্লিষ্ট অধিসূচিত বীমা গোট ক্ষেত্রৰ ভিত্তিত পৰিশোধযোগ্য দাবী মূল্যায়ন কৰিবলৈ চিচিই ভিত্তিক উত্পাদিত শস্যৰ ডাটা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বীমা কোম্পানীত দাখিল কৰিব লাগিব।

ফচল আৰু ফচল ক্ষতিৰ নিম্নলিখিত পৰ্যায়সমূহে এই আঁচনিৰ অন্তৰ্গত সামৰি লয়।

**(ক) শস্য ছটিওৱা/ৰোপণত বাধাৰ আশংকা:** প্রতিকূল বতৰৰ বাবে যেনে কম বৰষুণ বা বিৰূপ বতৰৰ বাবে কোনো এক অধিসূচিত এলেকাত গৰিষ্ঠ সংখ্যক বীমাকৃত শস্য ছটিওৱা/ৰোপণত বিৰূপ বাধা আহিলে বীমাকৃত ফচলৰ ক্ষতিপূৰণৰ দাবীৰ অৰ্হতা হ'ব বীমা ৰাশিৰ সৰ্বাধিক ২৫ শতাংশ।

। প্রাৰম্ভিক পৰ্যায়ত কোনো এটা অধিসূচিত গোটত ছটিওৱা শস্যৰ ৭৫ শতাংশৰ অধিক ক্ষেত্রৰ ফচল প্রভাৱিত কৰাৰ ফলত সম্পূৰ্ণ ফচলৰ ক্ষতি হোৱা অথবা কৃষকে শস্য ছটিয়াব অথবা ৰোপণ কৰিব পৰা অৱস্থাত নাথাকিলে (অথবা)কম বৰষুণ বা অধিক বৰষুণৰ ছটিওৱা বা ৰোপণ কৰা শস্যৰ গজালি নোলোৱাৰ ব্যাপক ঘটনাৰ আশংকা এই আঁচনিয়ে সামৰি লোৱাৰ বাবে প্রযোজ্য।

#### II অৰ্হতাৰ মাপকাঠি

কেৱল সেইসকল কৃষক যিয়ে শস্য ক্ষতিৰ পূৰ্বে প্ৰিমিয়াম পৰিশোধ কৰিছে/একাউণ্টৰ পৰা প্ৰিমিয়াম ডেবিট কৰা হৈছে। ৰাজ্য চৰকাৰে খাতু আৰম্ভণিত ১৫ দিনৰ ভিতৰত অধিসূচিত বীমা গোট আৰু ৰোপিত ফচলৰ ভিত্তিত প্ৰদান কৰিব। “শস্য ছটিওৱা/ৰোপণৰ বাধা”ৰ বাবে ক্ষতিপূৰণ তেতিয়াহে পৰিশোধ কৰা হ'ব যদি ওপৰোক্ত কোনো সৰ্বনাশী ঘটনাৰ কাৰণে অধিসূচিত ৰোপিত ফচল এলেকাৰ ৭৫ শতাংশৰ অধিক ফচল এলেকা শস্য ৰোপণ নকৰাকৈ ৰৈ যায়।

#### III ক্ষতি মূল্যাংকন প্ৰক্রিয়া:

()কভাৰ কেৱাল প্রধান শস্যৰ বাবে উপলদ্ধ হ'ব।

() পৰিশোধ মূল বীমা ৰাশিৰ ২৫ শতাংশ হ'ব আৰু ইয়াৰ পাছত পলিচীৰ অন্ত পেলোৱা হ'ব।

HDFC ERGO General Insurance Company Limited(Formerly HDFC General Insurance Limited).Registered & Corporate Office: 1stFloor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400020. Customer Service Address:D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West),Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | [www.hdfcergo.com](http://www.hdfcergo.com). For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license.CIN: U66030MH2007PLC177117. IRDAI Reg. No.146.

নোট : বীমা কোম্পানীয়ে ৰাজ্য চৰকাৰৰ ঘোষণা /নিৰ্দেশৰ ৩০ দিনৰ ভিতৰত দাবিসমূহ নিৰ্বাহ কৰিব, এই আৱৰণৰ অধীনৰ আদায় বীমা কোম্পানীয়ে নিৰ্বাহ কৰিব ৰাজ্য চৰকাৰৰ প্ৰিমিয়াম ৰাজসাহাৰ্যৰ অংশৰ চূড়ান্ত ৰছীদলৈ অপেক্ষা নকৰাকৈ, আৰ্ট নিৰ নিৰ্দেশাৱলী অনুযায়ী।

(খ) **পথাৰৰ শস্য(ৰোপণৰ পৰা চপোৱালৈ):**অপ্ৰতিৰোধ্য আশংকা যেনে, খৰাং, শুকান, বানপানী, পানীৰ তলত থকা, কীট আৰু ৰোগ, ভূমিস্থলন, প্ৰাকৃতিক জুই, ব্ৰজপাত, ধুমুহা, বা-মাৰলি, প্ৰচণ্ড ধুমুহা, প্ৰবল বতাহ, হাৰিকেন আৰু প্ৰবল ধুমুহাৰ বাবে উত্পাদিত শস্যৰ ক্ষতিৰ ব্যাপক আশংকা বীমা প্ৰদান কৰা হয়।

। বানপানী, নেবানেপেৰা শুকান বতৰ, অতিপাত খৰাং ইত্যাদি য'ত উত্পাদিত শস্যৰ পৰিমাণ ৫০ শতাংশৰ কম, তেন্তে শস্যৰ বাবে মধ্য ঋতুৰ প্ৰতিকূলতাৰ দাবী পৰিশোধ দাবী প্ৰযোজ্য।

।। যিসকল কৃষকে প্ৰিমিয়াম পৰিশোধ কৰিছে অথবা শস্য নষ্ট হোৱাৰ পূৰ্বে যিসকল কৃষকৰ একাউন্টৰ পৰা প্ৰিমিয়াম ডেবিট কৰা হৈছে তেওঁলোক এই যোজনাৰ বাবে অৰ্হতাপ্ৰাপ্ত।

টোকা: স্বাভাৱিক শস্য চপোৱা সময়ৰ ১৫ দিন পূৰ্বে যদি প্ৰতিকূলতাৰ উদ্ভৱ হয় তেন্তে এই ব্যৱস্থাৱলীৰ বলবত নহ'ব। প্ৰক্ৰি সূচকৰ ভিত্তিক ক্ষতিৰ অধিসূচনাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ দ্বাৰা এই ব্যৱস্থাৱলী বলবত কৰে।

### III ক্ষতি মূল্যাংকন প্ৰক্ৰিয়া:

চৰকাৰৰ সম্পন্ন কৰা যৌথ ক্ষতি মূল্যাংকন আৰু যদি প্ৰযোজ্য অন-একাউন্ট পৰিশোধ নিম্নলিখিত সূত্ৰ অনুযায়ী গণনা কৰা হ'ব।

(থ্ৰেছহল্ড য়িল্ড)x বীমাকৃত ৰাশি x ২৫%

থ্ৰেছহল্ড য়িল্ড

টোকা: চূড়ান্ত দাবীৰ বিপৰীতে চৰ্তসাপেক্ষ সম্ভাৱ্য দাবীৰ সৰ্বাধিক পৰিশোধসাধ্য পৰিমাণ ২৫ শতাংশ।

### IV ক্ষতি মূল্যাংকন আৰু ৰিপোট দাখিলৰ সময়সীমা

একাউন্ট ক্ষতিৰ বিৱৰণীৰ যোগ্যতা চৰকাৰে ক্ষতিৰ ৭ দিনৰ ভিতৰত প্ৰদান কৰিব। ক্ষতিৰ মূল্যায়ন ক্ষতিৰ ১৫ দিনৰ ভিতৰত সম্পন্ন কৰা হ'ব। একাউন্টৰ আদায় বীমা কোম্পানীয়ে নিৰ্বাহ কৰিব ৰাজ্য চৰকাৰৰ প্ৰিমিয়াম ৰাজসাহাৰ্যৰ অংশৰ চূড়ান্ত ৰছীদলৈ অপেক্ষা নকৰাকৈ (দ্বিতীয় কিস্তি), আৰ্টনিৰ নিৰ্দেশাৱলী অনুযায়ী

(গ) **শস্য চপোৱাৰ পাছত ক্ষতি:** শস্য চপোৱাৰ পিছত পথাৰত শুকাবলৈ চটিয়াই দিয়া শস্য ধুমুহা, ধুমুহা বৰষুণ আৰু অবতৰীয়া বৰষুণৰ দৰে নিৰ্দিষ্ট সৰ্বনাশী ঘটনাত নষ্ট হ'লে শস্য চপোৱাৰ সৰ্বাধিক দুই সপ্তাহ সময়হে ক্ষতিপূৰণ উপলব্ধ হ'ব।

। শস্য কটাৰ পিছত শস্য শুকাবলৈ পথাৰত ছটিয়াই দিয়াত ধুমুহা, শিলাবৃষ্টি, ধুমুহা বৰষুণ আৰু অবতৰীয়া বৰষুণৰ দৰে নিৰ্দিষ্ট সৰ্বনাশী ঘটনাত নষ্ট ফলত সমগ্ৰ ভাৰতত শস্য নষ্ট হ'লে শস্য চপাই শুকোৱাৰ উদ্দেশ্যত শস্য ছটিয়াই দিয়া তাৰিখৰ পৰা সৰ্বাধিক দুই সপ্তাহ (১৪ দিন) উপলব্ধ হ'ব।

HDFC ERGO General Insurance Company Limited(Formerly HDFC General Insurance Limited).Registered & Corporate Office: 1stFloor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400020. Customer Service Address:D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West),Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | [www.hdfcergo.com](http://www.hdfcergo.com). For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license.CIN: U66030MH2007PLC177117. IRDAI Reg. No.146.

II **অহঁতাৰ মাপকাঠি:** কেৱল সেইসকল কৃষক যিসকলে প্ৰিমিয়াম পৰিশোধ কৰিছে/শস্য নষ্ট হোৱাৰ পূৰ্বে যাৰ একাউন্টৰ পৰা প্ৰিমিয়াম ডেবিট কৰা হৈছে তেওঁলোক যোগ্য। নিৰ্দিষ্ট সৰ্বনাশী ঘটনাত শস্যৰ ক্ষতি-শস্য চপোৱাৰ পাছত ১৪দিন পৰ্যন্ত।

### III **ক্ষতি মূল্যাংকন প্ৰক্ৰিয়া:**

আমাৰ কল চেণ্টাৰ নম্বৰ ১৮০০২৬৬০৭০০ ত ক্ষয়-ক্ষতিৰ জনোৱাৰ পাছত কৃষকে ৭২ ঘণ্টাৰ ভিতৰত অৱগত কৰিব লাগিব আৰু সূচনাৰ জৰীপৰ সংখ্যা ভিত্তিক বীমাকৃত ফচল আৰু কৃষি প্ৰভাৱিত হোৱাৰ বিৱৰণ সন্নিৱিষ্ট থাকিব লাগিব। কৃষকে পৰৱৰ্তী সময়ত দাবী পৰিশোধৰ বাবে আৱশ্যকীয় সকলো প্ৰাসংগিক নথিপত্ৰ পূৰণ কৰা দাবী প্ৰ-পত্ৰও প্ৰদান কৰিব লাগিব।

ক্ষয়-ক্ষতিৰ নিৰ্ধাৰক নিযুক্ত কৰা হ'ব আৰু মূল্যাংকন নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব, যিটো আঁচনিৰ নিয়মাৱলীৰ অনুসৰি প্ৰিমিয়াম প্ৰাপ্তিৰ চৰ্ত সাপেক্ষে ক্ষয়-ক্ষতিৰ মূল্যাংকন ৰিপোৰ্টক চূড়ান্ত ৰূপ দিয়াৰ পাছত দাবী নিষ্পত্তি কৰা হ'ব।

(ঘ) **স্থানীয়কৃত দুৰ্যোগ:** শিলাবৃষ্টি, ভূমি-স্থলন আৰু অধিসূচিত এলেকাৰ কৃষিপাম পানীৰ তলপৰি প্ৰভাৱিত হোৱা আদি পৰিচ্ছত স্থানীয়কৃত শংকাজনক ঘটনাত হোৱা ক্ষ-ক্ষতি।

I যদি কোনো স্থানীয়কৃত সৰ্বনাশী ঘটনা/দুৰ্যোগ যেনে ভূমিস্থলন, বজ্ৰপাত আৰু জুই, আৰু পানীত তল পৰা আদিৰ কাৰণে ফচলৰ ক্ষতি হয় যিয়ে এক অধিসূচিত গোট বা এক প্লটৰ অংশ প্ৰভাৱিত কৰে তেন্তে কৃষক স্থানীয় দুৰ্যোগৰ দাবী কৰিবলৈ অহঁতা সম্পন্ন হ'ব।

### II **অহঁতাৰ মাপকাঠি:**

কেৱল সেইসকল কৃষকহে উপযুক্ত হ'ব যিয়ে প্ৰিমিয়াম পৰিশোধ কৰিছে/ক্ষতিৰ দাবীৰ পূৰ্বে তেওঁলোকৰ একাউন্টৰ পৰা প্ৰিমিয়াম ডেবিট কৰা হৈছে।

টোকা: বীমাকৃত ৰাশিৰ চৰ্ত সাপেক্ষে বীমাকৃত সৰ্বনাশী ঘটনা সংঘটিত হোৱা পৰ্যন্ত বহন কৰা ব্যয় ইনপুটৰ সমানুপাতিক ভিত্তিক সৰ্বাধিক পৰিশোধ কৰা হ'ব।

আচনিৰ নীতি আৰু নিৰ্দেশাবলীৰ মতে বীমা কোম্পানীয়ে দাবী ব্যয় কৰিব যেতিয়াই বীমা কোম্পানীয়ে প্ৰথম ৰাজসাহায্য টো পাব।

### III **ক্ষতি মূল্যাংকন প্ৰক্ৰিয়া:**

আমাৰ কল চেণ্টাৰ নম্বৰ ১৮০০২৬৬০৭০০ত ক্ষয়-ক্ষতিৰ জনোৱাৰ পাছত কৃষকে ৭২ ঘণ্টাৰ ভিতৰত অৱগত কৰিব লাগিব আৰু সূচনাত জৰীপৰ সংখ্যা ভিত্তিক বীমাকৃত ফচল আৰু কৃষি প্ৰভাৱিত হোৱাৰ বিৱৰণ সন্নিৱিষ্ট থাকিব লাগিব। কৃষকে পৰৱৰ্তী সময়ত দাবী প্ৰ-পত্ৰও প্ৰদান কৰিব লাগিব।

ক্ষয়-ক্ষতিৰ নিৰ্ধাৰক নিযুক্ত ক'ৰা হ'ব আৰু মূল্যাংকন নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব, যিটো আঁচনিৰ নিয়মাৱলীৰ অনুসৰি প্ৰিমিয়াম প্ৰাপ্তিৰ চৰ্ত সাপেক্ষে ক্ষয়-ক্ষতিৰ মূল্যাংকন ৰিপোৰ্টক চূড়ান্ত ৰূপ দিয়াৰ পাছত দাবী নিষ্পত্তি কৰা হ'ব।

টোকা: যুদ্ধ আৰু পৰমাণু দুৰ্ঘটনা, দুৰ্ভাৱনাপূৰ্ণ ক্ষতি আৰু অন্য প্ৰতিকূল দুৰ্যোগৰ পৰা উদ্ভৱ হোৱা ক্ষতি এই আঁচনিৰ অন্তৰ্ভুক্ত নহয়।

**দাবী প্ৰ-পত্ৰ ডাউনল'ড-প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা।**

HDFC ERGO General Insurance Company Limited(Formerly HDFC General Insurance Limited).Registered & Corporate Office: 1stFloor, HDFC House, 165-166 Backbay Reclamation, H. T. Parekh Marg, Churchgate, Mumbai – 400020. Customer Service Address:D-301, 3rd Floor, Eastern Business District (Magnet Mall), LBS Marg, Bhandup (West),Mumbai - 400 078. Customer Service No: 022 - 6234 6234 / 0120 - 6234 6234 | care@hdfcergo.com | [www.hdfcergo.com](http://www.hdfcergo.com). For more details on the risk factors, terms and conditions, please read the sales brochure/ prospectus before concluding the sale. Trade Logo displayed above belongs to HDFC Ltd and ERGO International AG and used by the Company under license.CIN: U66030MH2007PLC177117. IRDAI Reg. No.146.

**গুরুত্বপূৰ্ণ টোকা:**ওপৰত উল্লেখিত ঘটনাসমূহৰ পৰা উদ্ভৱ হোৱা ক্ষ-ক্ষতিৰ বাবে কৃষকসকলে আমাৰ কোম্পানীৰ সৈতে যোগাযোগ কৰা উচিত আৰু জৰীপ সংখ্যা ভিত্তিক বীমাকৃত ফচল আৰু কৃষি প্ৰভাৱিত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত অৱগত কৰা উচিত লগতে প্ৰিমিয়াম পৰিশোধৰ বিবৰণ বেংক/মধ্যস্থ চিএছচি কেন্দ্ৰৰ সৱিশেষ বিবৰণ দিয়া উচিত।

ক্ষতিৰ হোৱাৰ লগে লগে ক্ষতিৰ গভীৰতা প্ৰতিপন্ন কৰিবলৈ স্থানীয় বাতৰি কাকতৰ কাটিং আৰু উপলদ্ধ অন্য কোনো প্ৰমাণ তথ্য সাক্ষ্য যদি থাকে প্ৰযোজ্য অনুসৰি প্ৰদান কৰা উচিত।

১। কৃষকসকলে ১৮০০২৬৬০৭০০ ত আমাৰ কাষ চাপিব পাৰে আৰু ক্ষতি সংঘটিত হোৱাৰ লগে লগে তাৰ শেহতীয়া তথ্য আমাক জনাব পাৰে।

২। কৃষকসকলে জিলা কৃষি কাৰ্যালয়লৈ যাব পাৰে আৰু আমাৰ প্ৰতিনিধিক ডিএঅ' কাৰ্যালয়ত জনাব পাৰে।

৩। কৃষকসকলে এই বিষয়ত তেওঁলোকৰ সংশ্লিষ্ট বেংকলৈও যাব পাৰে।